

2026
(Regular)
Commerce (Minor)
Paper Code : FI-MN-2114
Paper Name : Basic Accounting

Time : 2½ hours

Full Marks : 60

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese

1. Answer the following questions as directed : 1×7=7

তলৰ প্ৰশ্নবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ দিয়া :

- a) Every business transaction has _____ aspects. (Fill in the blank)
প্ৰত্যেক ব্যৱসায়িক লেনদেনত _____ দিশ থাকে। (খালী ঠাই পূৰ কৰা)
- b) Accounting is a _____ of business. (Fill in the blank)
হিচাপবিদ্যা হৈছে ব্যৱসায়ৰ _____। (খালী ঠাই পূৰ কৰা)
- c) Journal is a book of _____ entry. (Fill in the blank)
জাৰ্বেদা হৈছে হিচাপ বহীৰ _____ প্ৰবিষ্টি। (খালী ঠাই পূৰ কৰা)
- d) Receipts and Payments Account is a summary of _____ transactions. (Fill in the blank)
প্ৰাপ্তি আৰু পৰিশোধ হিচাপ _____ লেনদেনৰ এটা সাৰাংশ।
(খালী ঠাই পূৰ কৰা)
- e) Trial Balance is a proof of the _____ accuracy of the accounts. (Fill in the blank)
উদ্ধৃত্ত মিলন পত্ৰ হৈছে হিচাপৰ _____ শুদ্ধতাৰ প্ৰমাণ মাথোন।
(খালী ঠাই পূৰ কৰা)
- f) Accounting is both a science and an art. (State true or false)
হিচাপ বিদ্যাক বিজ্ঞান আৰু কলা বুলি কোৱা হয়। (শুদ্ধ নে অশুদ্ধ লিখা)

g) Assets=Capital+Liabilities.

সম্পত্তি=মূলধন+দেনা।

(State true or false)

(শুদ্ধ নে অশুদ্ধ লিখা)

2. Answer the following questions :

2×4=8

তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া :

a) What is accounting ?

হিচাপকৰণ কি ?

b) Explain the term 'Debtor'.

দেনাদাৰ শব্দটো ব্যাখ্যা কৰা।

c) What is a transaction ?

লেনদেন কি ?

d) State two accounting principles.

দুটা হিচাপকৰণৰ নীতি উল্লেখ কৰা।

e) What is Balance Sheet ?

উদ্ধৃত পত্ৰ কি ?

3. Answer **any three** of the following questions :

5×3=15

তলৰ প্রশ্নসমূহৰ পৰা যিকোনো তিনিটাৰ উত্তৰ দিয়া :

a) Explain any five objectives of accounting.

হিচাপকৰণৰ পাঁচটা উদ্দেশ্য ব্যাখ্যা কৰা।

b) Journalise the following transactions.

তলত দিয়া লেনদেনবোৰৰ জাৰেদা প্ৰবিষ্টি লিখা -

Jan.1 : Started business with cash

Rs. 50,000.

নগদ টাকৰে ব্যৱসায় আৰম্ভ কৰা হ'ল

Jan.7 : Purchased goods for cash

Rs. 20,000.

নগদ টাকৰে সামগ্ৰী ক্ৰয় কৰা হ'ল

Jan. 8 : Sold goods for cash

Rs. 15,000.

নগদ টকাত সামগ্ৰী বিক্ৰী হ'ল

Jan 15 : Sold goods to Ram

Rs. 7000.

ৰামৰ ওপৰত সামগ্ৰী বিক্ৰী হ'ল

c) What is Income and Expenditure Account ? State three features of preparing Income and Expenditure Account. 2+3=5
আয় ব্যয় হিচাপ কি ? আয় ব্যয় হিচাপ প্ৰস্তুতকৰণৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

d) State five objectives of Financial Statement.

আৰ্থিক বিবৃতিৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা ।

e) State any five differences between journal & ledger ?

জাবেদা আৰু খতিয়ানৰ মাজৰ যিকোনো পাঁচটা পাৰ্থক্য উল্লেখ কৰা ।

f) Explain the advantages of Accounting Standards.

হিচাপ কৰণৰ মানদণ্ডৰ সুবিধাসমূহ ব্যাখ্যা কৰা ।

4. Answer **any three** of the following questions : 10×3=30

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো তিনিটাৰ উত্তৰ দিয়া :

a) Prepare a Cash Book with Cash and Bank column of Mr Suren Kumar for the month of March, 2026 :

মিঃ সুৰেণ কুমাৰৰ মাৰ্চ মাহৰ নগদ আৰু বেংকৰ স্তম্ভৰ এটা নগদ বহী প্ৰস্তুত কৰা :

2026 March 1, Cash in hand Rs. 10,000

হাতত জমা নগদ টকা

Cash at bank Rs. 40,000

বেংকত জমা নগদ টকা

March 4, Cash sales Rs. 25,000

নগদ বিক্ৰয়

March 7, Deposited into Bank Rs. 15,000

বেংকত জমা কৰা হ'ল

March 20, Rent paid by cheque Rs. 4000

চেকেৰে ভাড়া দিয়া হ'ল	
March 25, Salaries paid	Rs. 6,000
দৰমহা দিয়া হ'ল	
March 28, Withdrawn from bank for office use	Rs. 3,000
বেংকৰ পৰা কাৰ্যালয়ত ব্যৱহাৰৰ বাবে	
আহৰণ কৰা হ'ল	
March 30, Withdrawn from bank for personal use	Rs. 1,000
বেংকৰ পৰা ব্যক্তিগত ব্যৱহাৰৰ বাবে	
আহৰণ কৰা হ'ল	
March 31, Received from Raja and the same is deposited into bank	Rs. 1700
ৰাজাৰ পৰা প্ৰাপ্তি হ'ল আৰু	
সেই টকা বেংকত জমা কৰা হ'ল	

- b) From the following particulars of Lions Club, prepare a Receipts and Payments Account for the year ending on 31-03-2026 :

Lions Club ৰ তলত দিয়া বিৱৰণৰ পৰা 2026 চনৰ 31 মাৰ্চত অন্তপৰা বছৰটোৰ বাবে এখন প্ৰাপ্তি আৰু পৰিশোধ হিচাপ প্ৰস্তুত কৰা :

Cash in hand on 1-4-2025	Rs. 2500
হাতত জমা	
Cash at bank on 1-4-2025	Rs. 16,000
বেংকত জমা	
Entrance fees received	Rs. 5,000
প্ৰৱেশ মাচুল প্ৰাপ্তি	
Donation for club building	Rs. 20,000
ক্লাব ভৱনৰ বাবে দান	
Subscription received	Rs. 10,000
(Rs. 2000 for 2024-2025)	
বৰঙনি প্ৰাপ্তি (2024-2025 ৰ 2000 টকা)	
Sale of old newspaper	Rs. 500

পুৰণি কাকত বিক্ৰী	
Wages paid	Rs.3,000
মজুৰি প্ৰদান	
Repairs to old building	Rs. 1,000
পুৰণি ভৱনৰ মেৰামতি	
Books purchased	Rs. 7,000
কিতাপ ক্ৰয়	
Staff Salaries	Rs. 4000
কৰ্মচাৰীৰ দৰমহা	
Office furniture purchased	Rs. 2700
অফিচৰ আচবাব ক্ৰয়	
Postage and Stationery	Rs. 200
ডাকটিকট আৰু মনোহাৰী	
Depreciation on building	Rs. 2,000
ভৱনৰ অৱক্ষয়	
Electricity bill paid	Rs. 1,200
বিজুলী বিল পৰিশোধ	
Salary outstanding	Rs. 1000
অপ্ৰদত্ত দৰমহা	
Cash at bank on 31-3-2026	Rs. 30,000
বেংকত জমা	

- c) i) What is Trading Account ? Write three objectives of preparing Trading Account. 2+3=5
ক্ৰয়-বিক্ৰয় হিচাপ কি ? ক্ৰয়-বিক্ৰয় হিচাপ প্ৰস্তুতকৰণৰ তিনিটা উদ্দেশ্য লিখা ।
- ii) Write a note on going concern concept. 5
চলন্ত ব্যৱসায়ৰ ধাৰণাটোৰ ওপৰত এটা টোকা লিখা ।
- d) i) Mention five advantages of Journal. 5
জাবেদাৰ পাঁচটা সুবিধা উল্লেখ কৰা ।

ii) Explain the role of accounting in Business.

5

ব্যৱসায়ত হিচাপ কৰাৰ ভূমিকা ব্যাখ্যা কৰা।

e) From the following Trial Balance of M/S Sarma as on 31st March 2026, prepare-

মেচাৰ্চ শৰ্মাৰ 2026 চনৰ 31 মাৰ্চত তলত দিয়া উদ্ধৃত মিলন পত্ৰৰ পৰা

i) a Profile and Loss Account for the year ended 31st March 2026 and

2026 চনৰ 31 মাৰ্চত শেষ হোৱা বছৰটোৰ বাবে এখন লাভ-লোকচান বিচাপ আৰু

ii) a Balance Sheet as on that data.

সেই তাৰিখত এখন উদ্ধৃত-পত্ৰ প্ৰস্তুত কৰা।

Trial Balance (উদ্ধৃত মিলন পত্ৰ)

Debit (ডেবিট)	Rs.	Credit (ক্রেডিট)	Rs.
Building ভৱন	18,000	Trading A/C (Gross Profit)	25,000
Salaries	12,400	ক্ৰয় বিক্ৰয় হিচাপ (মুঠ লাভ)	
Rent ভাড়া	3,500		
Furniture	5,000		
আচবাব পত্ৰ			
Bad debt	600	Capital	40,000
অনুজাৰণীয় ঋণ		মূলধন	
Advertisment	2000		
বিজ্ঞাপন		Bills Payable	2000
		(প্ৰদেয় বিল)	
Drawings আহৰণ	3,000		
Sundry Debtors	15,000		
বিভিন্ন দেনাদাৰ		creditors	5,000

Bills Receivable প্রাপ্য বিল	6,000	পাওনাদাৰ	
Closing Stock সামৰণী মজুত	10,000	Interest received outstanding wages	700 23,00
	75,500		75,000

Adjustments (সংযোজন) :

- i) Furniture is to be depreciated by Rs.1000
আচৰাৰ পত্ৰৰ ওপৰত 1000 টকা অৱক্ষয় ধাৰ্য কৰিব লাগে ।
- ii) Make a provision for bad debt Rs. 500.
অনুদাৰণীয় ঋণৰ বাবে 500 টকাৰ ভবিষ্য ব্যৱস্থা কৰিব লাগে ।
- f) Discuss the Procedure of issuing IFRS.
বিভিন্ন প্ৰকাৰৰ মূল্যবোধসমূহ ব্যাখ্যা কৰা ।

